

পৰিশোধিত আৰু পৰিষ্কাৰ পানী ব্যৱহাৰ কৰি সুস্থ হৈ থাকক

এই কেইটা কথা লৈ মন কৰিব


- ☞ ধাতৱ পাত্ৰত পানী নাৰাখিব
- ☞ হেল'জেন টেবলেট মুকলিকৈ নাৰাখিব
- ☞ টেবলেটবোৰ শিশুৰ পৰা আঁতৰাই ৰাখক
- ☞ হেল'জেন টেবলেট নাখাব




হেল'জেন টেবলেটেৰে পানী পৰিশোধিত কৰক



হেল'জেন টেবলেটটো
গুৰি কৰি লওক



মাটি বা প্লাষ্টিকৰ পাত্ৰত ৰখা পানীত
টেবলেটৰ গুড়িখিনি দি দিয়ক।
এটা টেবলেটেৰে ২০ লিটাৰ পানী
পৰিশোধিত কৰিব পাৰি।



টেবলেটটো পানীৰ লগত
ভালদৰে মিহলি কৰক



ঢাকনিৰে পাত্ৰটো বন্ধ কৰি
আধা ঘণ্টা ৰাখি থওক



এতিয়া পানীখিনি
খোৱাৰ বাবে উপযোগী

খোৱা পানীৰ পেলনীয়া পাত্ৰ বোৰ যতে-ততে নপেলাব।
ডাষ্টবিনত পেলাওক।

